



জমাৰ বিপৰীতে অগ্ৰিম ধন প্ৰদানৰ বাবে আবেদন পত্ৰ PNB-308 (R)

প্ৰবন্ধক/দায়িত্বশীল ব্যক্তি

স্থান.....

শাখা কাৰ্যালয়.....

তাৰিখ.....

মাননীয় মহাশয়,

তলত উল্লেখিত বিৱৰণ অনুসৰি মোৰ/আমাৰনামত থকা স্থায়ী আমানত/ আৰ-ডি একাউণ্টৰ ওপৰত ভিত্তিকৃত জামানতস্বৰূপে মোৰ/আমাকটকাৰ ঋণ মঞ্জুৰ কৰিবলৈ অনুৰোধ জনালোঁ। এই ঋণৰ বাবে মই/আমিয়ে আমাৰ উক্ত আমানতসমূহক জামানতস্বৰূপে জমা/প্ৰস্তাৱ কৰিবলৈ সন্মতি দিছোঁ।

ক্ৰমিক নং	জমাৰ প্ৰকাৰ (এফ-ডি/আৰ-ডি /অন্যান্য)	মালিকীস্বত্ব (স্বয়ং/তৃতীয় পক্ষ)	একাউণ্টৰ নং	জমা মুকলিৰ দিন	সময় পূৰ্ণতাৰ দিন	সুদৰ হাৰ	পূঞ্জীকৃত সুদসহ জমাৰ পৰিমাণ, যদি আছে	অন্তিমত্বশীল গ্ৰহণাধিকাৰ, যদি আছে	জমা একাউণ্টৰ আদেশ (স্বয়ং- নবীকৰণ/স্বয়ং- বন্ধ)
		মুঠ							

প্ৰয়োজনীয় ঋণৰ পৰিমাণ
প্ৰয়োজনীয় ঋণৰ প্ৰকাৰ

চাহিদা ঋণ/অভাৱড্ৰাফট

১. মই/আমি নিশ্চিত কৰিছোঁ যে ওপৰত উল্লেখিত জমা (সঠিকভাৱে প্ৰস্থাপিত) আপোনাক জামানত হিচাপে হস্তান্তৰিত কৰা হৈছে, যাক পিছত 'জামানত' বুলি উল্লেখ কৰা হ'ব, যিটো আপোনাৰ শাখাই জাৰি কৰিছে।

২. যদি উল্লেখিত জমা প্ৰাপ্তিৰ নবীকৰণ হয়, তেন্তে আপুনি নবীকৰণকৃত স্থায়ী জমা প্ৰাপ্তিক জামানত হিচাপে ৰাখিব। যদি মই/আমি চাহিদা ঋণ বাছনি কৰোঁ, তেন্তে জমাৰ (এফডি/আৰডি) বাবে স্বয়ং নবীকৰণ সুবিধা দিয়া নহ'ব।

৩. ঋণৰ নবীকৰণৰ প্ৰয়োজন হ'লে, মই/আমি সন্মতি দিছোঁ যে জমা প্ৰাপ্তিসমূহ আগৰদৰে বেংকৰ ওচৰত জামানত হিচাপে থাকিব।

৪. মোৰ/আমাৰ ঋণ খাতাত বাকী থকা মুঠ পৰিমাণ আৰু আন ব্যয়বোৰ বেংকে প্ৰয়োজনীয় সময়ত, জমা প্ৰাপ্তিৰ সময় পূৰ্ণতাৰ আগতে, বা সময় পূৰ্ণতাৰ দিনা নিজ বিবেচনাতেই সংশ্লিষ্ট আমানতৰ পৰা সমন্বয়/কাটনি কৰিব পাৰে। যদি ঋণ সম্পূৰ্ণৰূপে পৰিশোধ নোহোৱাকৈ থাকে, তেন্তে লিখিত দাবী অনুসৰি ২ দিনৰ ভিতৰত পৰিশোধ কৰিব লাগিব।

৫. মই/আমি বেংকক অনুমতি দিছোঁ যে, এই ঋণৰ ওপৰত প্ৰতি ধাৰ্য সুদ সময়ত মোক/আমাক জনাই মূলধনৰ সৈতে অভিযোজন কৰাৰ অধিকাৰ বেংকৰ থাকিব। এই অনুমতি ঋণ খোলাৰ সময়ত দিয়া অন্য কোনো নিৰ্দেশক সমসাময়িকভাৱে অতিক্ৰম কৰিব।

৬. মই/আমি বেংকক অনুমতি দিছোঁ যে মোৰ/আমাৰ সঞ্চয়/চলতি খাতা বা অন্য কোনো খাতাত থকা মুঠ ধনৰ ওপৰত বেংকে সুসজ্জিত, ঋণৰ বাকী পৰিমাণ পূৰ্ণ কৰাৰ অধিকাৰ থাকিব।

৭. ঋণ/অভাৱড্ৰাফটৰ বাবে দিয়া জামানতসমূহ মোৰ/আমাৰ ভৱিষ্যৎ দায়/দায়িত্বসমূহৰ ক্ষেত্ৰতো বেংকৰ বাবে সুৰক্ষাৰ আধাৰ হিচাপে গণ্য হ'ব। বেংকে প্ৰয়োজন অনুসৰি উক্ত জামানতসমূহ বাহাল/আদায়/উদ্ধাৰ/বিক্ৰয়/ব্যৱহাৰ কৰিব পাৰে।

৮. একাধিক জমাৰ বিপৰীতে যদি ডি-এল/অ'-ডি লৈছোঁ, তেন্তে জমা পুনৰ নবীকৰণ/বন্ধ হোৱাৰ লগে লগে বেংকে মুঠ সুদৰ হাৰ পুনৰ গণনা কৰি ঋণৰ সুদৰ হাৰ সংশোধন কৰিব পাৰে।

৯. জামানত বিক্ৰয়/সম্বয় কৰাৰ পিছত যদি কিবা অতিৰিক্ত ধন থাকে, তেন্তে সেই ধন মোৰ/আমাৰ জমা খাতা/চলতি খাতাত জমা কৰিব/নতুন এফ-ডি-আৰ জাৰি কৰিব.....সময়ৰ বাবে হিতাধিকাৰী.....ৰ নামত/বা বিবিধ খাতা ৰখাই, পৰৱৰ্তী নিৰ্দেশ অনুসৰি মোক/আমাক প্ৰেৰণ কৰিব পাৰে।

১০. মই/আমি বেংকৰ সকলো নীতি, নিয়ম, প্ৰক্ৰিয়া/বৰ্তমানৰ নিৰ্দেশনাৱলী অনুসৰণ কৰিম আৰু প্ৰক্ৰিয়াকৰণ নিৰিখ, আইনগত ব্যয়, মোহৰ শুদ্ধ, আৰু আন সকলো ব্যয় মই/আমি বহন কৰিম।

১১. মই/আমি নিশ্চিত কৰিছোঁ যে, মোৰ/আমাৰ উক্ত স্থায়ী জমা অন্য কোনো বেংক/আৰ্থিক প্ৰতিষ্ঠান/ব্যক্তিৰ ওচৰত জামানতস্বৰূপে দিয়া নাই আৰু খাতাত কোনো ন্যায়িক আদেশত অৱৰোধ নহয়।

১২. মই/আমি নিশ্চিত কৰিছোঁ যে এই আবেদন পত্ৰত দিয়া সকলো তথ্য সঠিক, সত্য আৰু সম্পূৰ্ণ।

নাম :

আপোনাৰ বিশ্বাসী

বৃত্তি :

ঠিকনা :

.....

স্বাক্ষৰ

*নিৰাপত্তা হিচাপে কেৱল স্থায়ী আমানত ৰচিদহে গ্ৰহণযোগ্য, তাৰ বাহিৰে আন একো নহ'ব।

যদি আমানতকাৰীৰ বাহিৰে তৃতীয় পক্ষই আমানতকাৰীৰ এফ'ডি-ব্যৱহাৰ কৰি অভাৱড্ৰাফট/চাহিদা ঋণ ল'ব খোজে, তেন্তে বেংকে আগতে আমানতকাৰীৰ লিখিত সন্মতি ল'ব লাগিব।

মই/আমি
ওপৰত উল্লিখিত অভাৱড্ৰাফট/চাহিদা ঋণ..... (.....টকা মাত্ৰ)
শ্ৰী/শ্ৰীমতী.....ক বাবে অনুগ্ৰহ কৰি প্ৰদান কৰক, মোৰ/আমাৰ উল্লিখিত স্থায়ী জমা/পুনৰাবৃত্তি
জমা আপোনাৰ বেংকৰ জামানত হিচাবে আছে।

মই/আমি সন্মত হৈছোঁ যে জামানত হিচাপে দিয়া স্থায়ী জমাত উৎসত কাটনি কৰা সুদ/কৰ জমাদাৰৰ নামত সঞ্চিত/কাটনি হৈ থাকিব।

মই/আমি নিশ্চিত কৰিছোঁ যে মোৰ/আমাৰ স্থায়ী জমা প্ৰাপ্তি যিকোনো অন্য বেংক/আৰ্থিক প্ৰতিষ্ঠান/আদালত/ব্যক্তিগতভাৱে বন্ধকী/জমা
দিয়া হোৱা নাই বা কোনো আদালতৰ নিষেধাজ্ঞাৰ তলত নাই। মই আবেদনৰ সমস্ত বিষয় পঢ়িছোঁ আৰু নিশ্চিত কৰিছোঁ যে ইয়াত দিয়া
সমস্ত বিৱৰণ আৰু তথ্য সম্পূৰ্ণৰূপে সত্য, সঠিক, সম্পূৰ্ণ আৰু গ্ৰহণযোগ্য।

শাখাৰ বাবে কেৱল

জমাকৰ্তা (সকল)ৰ স্বাক্ষৰ আৰু
আৰু দিয়া তথ্যসমূহ পৰীক্ষা কৰি ঠিক পোৱা গ'ল

প্ৰবন্ধকৰ আদেশ

অনুমোদিত বিষয়া

সন্মতিকৃত

PNB-308 (R)